

অসম বিধান সভা
তৰাবিহীণ প্ৰশ্ন নং: ৩৩৩
উত্তৰ দিবলগীয়া তাৰিখ: ১৪/০৭/২০২৬

বিষয় : বৃদ্ধ, শয্যাশায়ী চৰকাৰী পেঞ্চনাৰে জীৱিত প্ৰমাণপত্ৰ প্ৰেৰণৰ সন্দৰ্ভত ।

বিধায়কৰ নাম : শ্ৰীধৰ্মেশ্বৰ ৰয় :

প্ৰশ্ন

মাননীয় বিত্ত বিভাগৰ মন্ত্ৰী মহোদয়ে অনুগ্ৰহ কৰি জনাবনে :

ক) ৰাজ্যৰ চৰকাৰী পেঞ্চনাৰসকলৰ মাজত যিসকল বৃদ্ধ, শয্যাশায়ী শাৰীৰিকভাৱে অক্ষম অথবা গুৰুতৰভাৱে অসুস্থ হোৱাৰ বাবে বেংকলৈ গৈ টিপচহী (Thumb Impression) প্ৰদান, জীৱিত প্ৰমাণপত্ৰ (Life Certificate) দাখিল অথবা নিজৰ পেঞ্চনৰ ধন বেংকৰ পৰা উলিয়াব নোৱাৰে, তেওঁলোকৰ সমস্যাৰ বিষয়ে চৰকাৰ জ্ঞাত নে ?

(খ) বহু বেংকে টিপচহী দাতা পেঞ্চনাৰসকলক এ.টি.এম./ডেবিট কাৰ্ড প্ৰদান নকৰাৰ ফলত তেওঁলোকে নিজে বা পৰিয়ালৰ জৰিয়তে সহজে ধন উলিয়াব নোৱাৰা সমস্যাৰ বিষয়ে চৰকাৰৰ জ্ঞাত নে? যদি জ্ঞাত, তেন্তে এ.টি.এম./ডেবিট কাৰ্ড প্ৰদান কৰাৰ বাবে বেংকসমূহৰ সৈতে আলোচনা বা প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ আছে নে ?

(গ) ন'মিনী নিযুক্তি নকৰাকৈ বেংকত জমা ধন থকা হিচাপধাৰীৰ মৃত্যুৰ পিছত, পৰিয়ালৰ সদস্যসকলে সৰু পৰিমাণৰ ধনো উলিয়াব নোৱাৰাৰ সমস্যাৰ বিষয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষিত হৈছে নেকি ?

(ঘ) যদি হৈছে, ন'মিনী নথকা সৰু সঞ্চয়ৰ ক্ষেত্ৰত, আইনগত উত্তৰাধিকাৰীৰ প্ৰমাণৰ ভিত্তিত সৰল আৰু সময়সীমাবদ্ধ পদ্ধতিৰে ধন মুকলি কৰাৰ বাবে চৰকাৰে কোনো নীতি বা পৰামৰ্শ আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে নেকি ?

উত্তৰ:

মাননীয় বিত্ত বিভাগৰ মন্ত্ৰী শ্ৰী জয়ন্ত মল্লবৰুৱা মহোদয়ে উত্তৰ দিব

(ক) হয় জ্ঞাত ।

(খ) ৰাজ্যিক পৰ্য্যায়ৰ বেংক সমূহৰ সমিতিয়ে(SLBC) জনিবলৈ দিয়া অনুসৰি- বেংকে টিপচহী পেঞ্চনভোগীসকলক এ. টি. এম. / ডেবিট কাৰ্ড প্ৰদান নকৰে। কিন্তু, তেওঁলোকে নগদ ধন উঠোৱা, নগদ ধন জমা আদি প্ৰয়োজনীয় সেৱাৰ বাবে বেংকৰ Doorstep Banking সেৱা গ্ৰহণ কৰিব পাৰে।

(গ)আৰু(ঘ) যদি একাউণ্টত কোনো Nominee (মনোনীত ব্যক্তি) নাথাকে, তেন্তে মৃত একাউণ্টধাৰীৰ একাউণ্টত থকা ধন নিষ্পত্তি কৰাৰ বাবে বেংকে তলত দিয়া Standard Operating Procedure (SOP) অনুসৰণ কৰে—

১. যদি মনোনয়ন নাথাকে আৰু একাউণ্টৰ জমাৰ পৰিমাণ সৰ্বাধিক ১৫ লাখ টকালৈকে হয়, তেন্তে বেংকে তলত দিয়া নথিপত্ৰসমূহ সংগ্ৰহ কৰে:

(i) মনোনয়ন নথকা অৱস্থাৰ বাবে নতুন Claim Form

(ii) Death Certificate (মৃত্যুৰ প্ৰমাণপত্ৰ)।

(iii) দাবীদাৰৰ KYC (OVDs)।

(iv) Letter of Indemnity (ক্ষতিপূৰণৰ দায়িত্বপত্ৰ) – ষ্টাম্প শুল্ক: অসম ৰাজ্যৰ ক্ষেত্ৰত – ₹1000, এই Letter of Indemnity-ত দাবীদাৰে প্ৰতিটো পৃষ্ঠাত স্বাক্ষৰ কৰিব লাগিব।

(v) Letter of Disclaimer (অধিকাৰ ত্যাগপত্ৰ) – দাবীদাৰক বাদ দি আন সকলো আইনগত উত্তৰাধিকাৰীয়ে প্ৰতিটো পৃষ্ঠাত স্বাক্ষৰ কৰিব লাগিব। যদি কোনো উত্তৰাধিকাৰী নাৰালক হয়, তেন্তে তেওঁৰ হৈ স্বাভাৱিক অভিভাৱকে স্বাক্ষৰ কৰিব।

(vi) মৃত ব্যক্তিৰ পৰিয়ালৰ জীৱিত সদস্যসকল নিশ্চিত কৰাৰ উদ্দেশ্যে Next of Kin অথবা Annexure E-ত মৃত ব্যক্তিৰ পৰিয়ালৰ বাহিৰৰ কোনো তৃতীয় পক্ষ (আত্মীয় নহয়)ৰ ঘোষণাপত্ৰ সংগ্ৰহ কৰা হয়। ঘোষণাদাতাৰ KYC-ও সংগ্ৰহ কৰিব লাগিব।

২. যদি মনোনয়ন নাথাকে আৰু একাউণ্টৰ জমাৰ পৰিমাণ ১৫ লাখ টকাৰ অধিক হয়, তেন্তে ওপৰৰ নথিপত্ৰসমূহৰ উপৰিও তলত দিয়া নথিপত্ৰসমূহ সংগ্ৰহ কৰা হয়:

(i) AFFIDAVIT (শপতনামা): Paragraph 5-ৰ সাক্ষীয়ে শপতনামা দাখিল কৰিব (কেৱল এজন ব্যক্তিৰ শপতনামাই যথেষ্ট)। সাক্ষী আৰু Surety একে ব্যক্তি হ'ব নোৱাৰে।

(ii) SURETY (জামিনদাৰ): জামিনদাৰৰ Net Worth দাবী কৰা ধনৰ সমান বা তাতকৈ অধিক হ'ব লাগিব। LIC-ৰ Sum Assured-অ সম্পত্তি হিচাপে গণ্য কৰা নহয়; কিন্তু Surrender Value সম্পত্তি হিচাপে গ্ৰহণ কৰিব পাৰি। বাৰ্ষিক আয় (Annual Income)-ও সম্পত্তি হিচাপে গণ্য কৰা নহয়। জামিনদাৰৰ KYC সংগ্ৰহ কৰি SS নম্বৰৰ সৈতে যাচাই কৰিব লাগিব।

(iii) OPINION REPORT: জামিনদাৰৰ সম্পূৰ্ণ বিৱৰণ।

(iv) যদি Government Account-ত কোনো মনোনয়ন নাথাকে আৰু দাবীৰ পৰিমাণ ₹5 লাখ বা তাতকৈ অধিক হয়, তেন্তে কেৱল আইনী প্ৰক্ৰিয়াৰ জৰিয়তে নিষ্পত্তি কৰা হয়। এই ক্ষেত্ৰত Tahsildar বা তাতকৈ উচ্চ কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা Specific Legal Heir Certificate অথবা Succession Certificate বাধ্যতামূলক।

মৃত একাউণ্টধাৰীৰ সকলো একাউণ্টৰ ক্ষেত্ৰতে, প্ৰয়োজনীয় সকলো নথিপত্ৰ লাভ কৰাৰ পাছত সাধাৰণতে ১৫ দিনৰ ভিতৰত দাবীৰ নিষ্পত্তি কৰা হয়।

(উত্তৰৰ প্ৰতিলিপি <https://asla.neva.gov.in> ত আপলোড কৰা হৈছে)